



THE ASSAM GAZETTE

অসাধাৰণ

EXTRAORDINARY

প্ৰাপ্ত কৰ্তৃত্বৰ দ্বাৰা প্ৰকাশিত

PUBLISHED BY THE AUTHORITY

নং 5 দিশপুৰ, বুধবাৰ, 2 জানুৱাৰী, 2019, 12 পূহ, 1940 (শক)

No. 5 Dispur, Wednesday, 2nd January, 2019, 12th Pausa, 1940 (S. E.)

GOVERNMENT OF ASSAM

ORDERS BY THE GOVERNOR

ASSAM LEGISLATIVE ASSEMBLY SECRETARIAT

NOTIFICATION

The 1st January, 2019

No. LAQ.69/2018/2063.- The following order by the Governor of Assam, dated, the 1st January, 2019 is published for general information:

"RAJ BHAWAN

GUWAHATI

1st January, 2019

ORDER

In exercise of the powers conferred by Clause (1) of the Article 174 of the Constitution of India, as amended up-to-date, I, **Prof. Jagdish Mukhi**, Governor of Assam, hereby summon the **Next Session** of the Assam Legislative Assembly to meet at 9.30 A.M. on **Monday, the 28th January, 2019** at the Assembly Chamber in Dispur.

Prof. Jagdish Mukhi

Governor of Assam."

M.K. Deka,

Principal Secretary,

Assam Legislative Assembly.

অসম বিধান সভা সচিবালয়

অধিসূচনা

তাৰিখ ১ জানুৱাৰী, ২০১৯

নং এল এ কিউ ৬৯/২০১৮/২০৬৩.- ২০১৯ চনৰ ১ জানুৱাৰী তাৰিখৰ অসমৰ ৰাজ্যপালৰ নিম্নোক্ত
হুকুমটো সকলোৰে জ্ঞাতাৰ্থে প্ৰকাশ কৰা হ'ল :-

“ৰাজভৱন

গুৱাহাটী

১ জানুৱাৰী, ২০১৯

হ কুম

অধ্যাৰ্থি সংশোধিত ভাৰতীয় সংবিধানৰ ১৭৪ অনুচ্ছেদৰ (১) দফা মতে ন্যস্ত ক্ষমতা
অনুসৰি মই, শ্ৰী জগদীশ মুখী, অসমৰ ৰাজ্যপালে ইয়াৰ দ্বাৰা অসম বিধান সভাৰ এখন অধিবেশন ২০১৯
চনৰ ২৮ জানুৱাৰী সোমবাৰে পুৱা ৯-৩০ বজাত দিশপুৰত অৱস্থিত বিধান সভাৰ কক্ষত বহিবলৈ আহ্বান
কৰিলো।

জগদীশ মুখী

অসমৰ ৰাজ্যপাল”

মৃগেন্দ্ৰ কুমাৰ ডেকা,

প্ৰধান সচিব,

অসম বিধান সভা।